




আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ, উত্তিদ আৰু প্ৰাণী এই সকলো লগ হৈ প্ৰাকৃতিক পৰিৱেশ গঠিত হৈছে। এই সকলোৰেই হৈছে পৰিৱেশৰ একো একেটা উপাদান। এই উপাদানবোৰৰ ভিতৰত বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি হৈছে অজৈৱিক উপাদান। আনহাতে উত্তিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। আমাৰ পৰিৱেশ নিয়াৰিকে চলিবলৈ প্ৰত্যেকবিধি জৈৱিক আৰু অজৈৱিক উপাদানৰ নিজা ভূমিকা আছে।


সেউজীয়া উত্তিদৰ পাতত থকা হৰিতকণাই সৌৰশক্তি আহৰণ কৰিব পাৰে। উত্তিদে বায়ুৰপৰা কাৰ্বন-ডাই-অক্সাইড আৰু শিপাই মাটিৰপৰা পানী শোষণ কৰি লয়। হৰিতকণাই আহৰণ কৰা সৌৰশক্তিৰ সহায়ত কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি উত্তিদৰ পাতত খাদ্য প্ৰস্তুত হয়। পাতে খাদ্য প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্ৰেষণ। নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উত্তিদৰে হৈছে উৎপাদক। উত্তিদে খাদ্য প্ৰস্তুত কৰোঁতে পৰিৱেশৰ জৈৱিক উপাদান, যেনে—বায়ু, পানী আৰু সৌৰশক্তি ব্যৱহাৰ কৰে।

উত্তিদে খাদ্য প্ৰস্তুত কৰিবৰ বাবে বায়ু, পানী আৰু সৌৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰে। উত্তিদে খাদ্য প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়ে। এনেদৰে একেটা পৰিৱেশত থাকি জৈৱিক আৰু অজৈৱিক উপাদানসমূহে পৰম্পৰ নিৰ্ভৰশীল হৈ, দ্রব্যৰ আদান-প্ৰদান কৰাৰ ফলত এটা পৰিস্থিতি তন্ত্ৰ গঠন হয়।

জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ পৰম্পৰ নিৰ্ভৰশীলতাৰ ফলত পৰিস্থিতি তন্ত্ৰ গঠন হয়।



ঝঁঁহ → ফৰিং → ভেকুলী → সাপ → শেন




সালোক-সংশ্ৰেষণ

জীৱবিলাকৰ ইটোৱে-সিটোক খাদ্য হিচাপে প্ৰহণ কৰে। উদাহৰণস্বৰূপে, ঘাঁঁহক ফৰিঙে খায়, ফৰিঙেক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায়, সাপক শেন চৰায়ে খায়। এনেদৰে জীৱসমূহক শৃংখলিতভাৱে সজাৰ পাৰি। কাষৰ ছবিখনলৈ মন কৰা। এনেদৰে খাদ্যৰ বাবে ইটোৱে-সিটোক ওপৰত নিৰ্ভৰ কৰি খাদ্যশৃংখল গঠন কৰে।

খাদ্যশৃঙ্খলৰ আৰম্ভণিতে সদায় উদ্বিদ থাকে। উদ্বিদক তৃণভোজী প্রাণীয়ে খায় বাৰে উদ্বিদৰ পিছত সদায় তৃণভোজী প্রাণী থাকে। তৃণভোজী প্রাণীক মাংসভোজী প্রাণীয়ে খায় বাৰে খাদ্যশৃঙ্খলটোত তৃণভোজী প্রাণীৰ পিছতে মাংসভোজী প্রাণী থাকে। এই প্ৰক্ৰিয়াটো হৈছে সচৰাচৰ ঘটি থকা এটা প্ৰাকৃতিক ঘটনা। সকলোবোৰ প্রাণীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীয়াই থাকিবলৈ উদ্বিদৰ পৰা খাদ্য পায়। প্রাণীয়ে উদ্বিদক খাদ্য হিচাপে গ্ৰহণ কৰে বাৰে প্রাণীবোৰ হৈছে উপভোক্তা।

কিছুমান প্রাণীয়ে প্ৰত্যক্ষভাৱে সেউজীয়া উদ্বিদৰপৰা খাদ্য আহৰণ কৰে। এনেবোৰ প্রাণী হৈছে প্ৰাথমিক উপভোক্তা, যেনে— গৰু, ম'হ, ছাগলী, হৰিণ, শহাপন্থ আদি। আকৌ কিছুমান প্রাণীয়ে প্ৰাথমিক উপভোক্তাক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে। সেইবোৰ হৈছে গৌণ উপভোক্তা বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। এই প্রাণীবোৰে পৰোক্ষভাৱে উদ্বিদক খাদ্য হিচাপে গ্ৰহণ কৰে, অৰ্থাৎ তৃণভোজী প্রাণীবোৰ খায়, যেনে— বাঘ, সিংহ, শিয়াল আদি মাংসভোজী প্রাণী। আন কিছুমান প্রাণীয়ে উৎপাদক আৰু উপভোক্তা দুয়োকে, অৰ্থাৎ উদ্বিদৰ বিভিন্ন অংশ আৰু তৃণভোজী প্রাণী দুয়োবিধিকে খায়। এইবোৰ হৈছে সৰ্বভোজী প্রাণী, যেনে— মানুহ, গাহৰি, কাউৰী আদি। এইদৰে সকলো জীৱই খাদ্যশৃঙ্খলত এটা নিৰ্দিষ্ট স্থান অধিকাৰ কৰে। আমাৰ পৰিৱেশত নানাধৰণৰ পৰিস্থিতি তন্ত্র আছে, যেনে— ঘাঁহনি, পুখুৰী, শস্য-পথাৰ, অৰণ্য আদি।



পুখুৰী হ'ল পৰিস্থিতি তন্ত্ৰৰ এটা উত্তম উদাহৰণ। পুখুৰীত থকা জলজ জীৱ, যেনে— শেলাই, পুণী, ভেঁট, পানীত গজা ঘাঁঁহ আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে। সেইকাৰণে এইবোৰ হৈছে উৎপাদক। এই জীৱবোৰক পুখুৰীত থকা কোনবোৰ প্রাণীয়ে খায়, ভাৰি চোৱাচেন? বিভিন্ন ধৰণৰ কীট-পতংগ, সৰু মাছ, শামুক আদিয়ে এইবোৰক আহাৰ হিচাপে গ্ৰহণ কৰে। সেইবাবে সেইবোৰ হৈছে প্ৰাথমিক উপভোক্তা। এতিয়া চোৱাচোন বাবু প্ৰাথমিক উপভোক্তাক কোনবোৰ জীৱই খায়?

পুখুরীত থকা ডাঙের মাছ, ভেকুলী, কেঁকোৰা আদিয়ে খায়।


সেইবাবে সিহঁত হ'ল গৌণ বা দ্বিতীয় শ্রেণীৰ উপভোক্তা। এই দ্বিতীয় পর্যায়ৰ উপভোক্তাক কোন জীৱই খায়?

ভেকুলী, কেঁকোৰা, মাছ আদিক সাপ, বগলী, মাছৰোকা চৰাই আদিয়ে খায়। এইবোৰেই হ'ল তৃতীয় শ্রেণীৰ উপভোক্তা। তৃতীয় শ্রেণীৰ উপভোক্তাবোৰ এই পৰিস্থিতি তন্ত্রৰ সকলো উপভোক্তাতকৈ উচ্চ পর্যায়। পৰিস্থিতি তন্ত্রত প্ৰাণীবোৰে ইটোৱে সিটোৰ ওপৰত কিছু বাবে নিৰ্ভৰ কৰে জানানে? নিশ্চয় খাদ্যৰ বাবে।

চিন্তা কৰি কোৱা—



➤ পুখুরীত শেলাই, ঘাঁহ আদি নাথাকিলে কি হ'লহেতেন?

এতিয়া আমি বুজি পালো যে, খাদ্যশৃংখলত থকা বিভিন্ন ধৰণৰ জৈৱিক উপাদানবোৰ হ'ল—
উৎপাদক আৰু প্ৰাথমিক, দ্বিতীয়, তৃতীয় শ্রেণীৰ উপভোক্তা। পৰিস্থিতি তন্ত্রত এই আটাইকেইটা উপাদান পৰম্পৰে পৰম্পৰৰ ওপৰত নিৰ্ভৰশীল। পৰিৱেশত যিকোনো এটা উপাদান কমিলে বা বাঢ়ি গ'লে আনবোৰ উপাদানৰ ওপৰত তাৰ প্ৰভাৱ পৰে। উদাহৰণস্বৰূপে— পৰিৱেশত তৃণভোজী প্ৰাণী কমি গ'লে মাংসভোজী প্ৰাণীৰ খাদ্য নোহোৱা হ'ব। তেতিয়া পৰিৱেশৰ ভাৰসাম্য নষ্ট হ'ব।



সৌৰশক্তি উদ্ভিদৰ (উৎপাদক) জৰিয়তে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ উপভোক্তাৰ শৰীৰলৈ আহাৰৰ যোগেদি প্ৰবাহিত হয়।

উদ্ধিদ বা প্রাণীর মৃত্যু হলে কিছুদিন পিছত মৃতদেহটো গেলি-পচি যায়। কারণ মাটিত থকা কিছুমান বেক্টেরিয়া আৰু ভেঁকুৰে উদ্ধিদ আৰু প্রাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায়, অৰ্থাৎ ক্ষুদ্র অংশলৈ পৰিণত কৰি গেলি-পচি যোৱাত সহায় কৰে। এই গেলি-পচি যোৱা অংশসমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে। বাকী থাকি যোৱা অৱশিষ্টখনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্ৰহণ কৰি উদ্ধিদৰ বৃদ্ধিত সহায় কৰে। জৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে বেক্টেরিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয়। এইদৰে এটা পৰিৱেশত জৈৱ আৰু অজৈৱ উপাদানসমূহৰ পাৰম্পৰিক সম্বন্ধৰ ফলস্বৰূপে পৰিস্থিতিতন্ত্র গঠন হয়।



ঘাঁহনি

পুখুৰীৰ দৰে ঘাঁহনিতো জৈৱিক আৰু অজৈৱিক উপাদানবোৰে পাৰম্পৰিক সম্বন্ধ বক্ষা কৰে আৰু খাদ্যশৃংখলৰ সৃষ্টি কৰে। সেইবাবে ঘাঁহনি হ'ল আন এক ধৰণৰ পৰিস্থিতি তন্ত্র।

ওপৰৰ ঘাঁহনিৰ ছবিখন পৰ্যবেক্ষণ কৰি উপযুক্ত স্থানত প্রাণীবোৰৰ নাম লিখা।

উৎপাদক —


প্ৰথম শ্ৰেণীৰ উপভোক্তা —

দ্বিতীয় শ্ৰেণীৰ উপভোক্তা —


ক্ষেত্ৰ অধ্যয়ন

শস্যৰ পথাৰ বা বাগিচা এখন পৰ্যবেক্ষণ কৰি তাত দেখা জীৱবোৰৰ এখন তালিকা প্ৰস্তুত কৰা আৰু তিনিটা খাদ্যশৃংখল বহীত লিখা।

শস্য-পথাবত সৃষ্টি হোৱা খাদ্যজাল—



ওপৰৰ ছবিখন চাই 'শস্য-পথাৰ পৰিষ্কৃতি তন্ত্ৰ'ত সৃষ্টি হোৱা কেইটামান খাদ্যশৃংখল তৈয়াৰ কৰোঁ আহা—



খাদ্যশৃঙ্খলকেইটা চাই এইটোরেই বুজা গল যে একেবিধ খাদ্যকে বেলেগ বেলেগ প্রাণীয়ে খায়। উদাহরণস্বরূপে উত্তিদিক শহাপহু, নিগনি, ফরিং আৰু শস্য খোৱা চৰায়ে খায়। ঠিক তেনেদৰে নিগনিক সাপ আৰু শেন চৰায়ে খায়। আকৌ শেন চৰায়ে শহা পহু, নিগনি, সাপ, ফরিং আৰু শস্য এইদৰে এটা পৰিস্থিতি তন্ত্রত বহুকেইটা খাদ্যশৃঙ্খল লগলাগি এখন জালিকাৰ সৃষ্টি কৰে, অৰ্থাৎ বহুকেইটা খাদ্যশৃঙ্খলৰ সমষ্টিয়েই হৈছে খাদ্যজাল।

ছবিত দেখুওৱা উদাহৰণৰ উপৰি আমাৰ পৰিস্থিতি তন্ত্রত আন বহুধৰণৰ খাদ্যশৃঙ্খল থাকে। ঘাঁহনি, অৰণ্য, শস্য-পথাৰ, পুখুৰী আদি পৰিস্থিতি তন্ত্রৰ সকলো জীৱই খাদ্যশৃঙ্খলত এক নিৰ্দিষ্ট স্থান গ্ৰহণ কৰে। এটা জীৱই এটোতকৈ বেছি খাদ্যশৃঙ্খলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। জীৱবোৰে খাদ্যজালত উৎপাদক নাইবা উপভোক্তা হিচাপে অংশগ্ৰহণ কৰে। খাদ্যজালে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

শ্ৰেণীবিভাজন কৰা—

- তলত দিয়া প্রাণীবোৰক প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা হিচাপে চিনাক্ত কৰি বহীত লিখা।



অনুশীলনী

১। উত্তর লিখা—

- (ক) পরিবেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি ?
- (খ) উত্তিদক উৎপাদক বুলি কিয় কোৱা হয় ?
- (গ) উপভোক্তা কেইপৰকাৰ আৰু কি কি ?
- (ঘ) বিয়োজকে আমাক কেনেদৰে সহায় কৰে ?
- (ঙ) তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা ।

২। খালী ঠাই পূৰণ কৰা—

- (ক) শামুক হ'ল প্রযুক্তি উপভোক্তা ।
- (খ) এটাতকৈ অধিক ————— মিলি খাদ্যজালৰ সৃষ্টি হয় ।
- (গ) শেন হ'ল পৃষ্ঠাভূমি শ্ৰেণীৰ উপভোক্তা ।
- (ঘ) খাদ্যজালত এটাতকৈ ————— খাদ্যশৃংখল থাকে ।

৩। শুন্দি উত্তর বাছি উলিওৱা—

- (ক) খাদ্যশৃংখলৰ আৰম্ভণিতে সদায় উত্তিদ/প্রাণী/অণুজীৰ থাকে ।
- (খ) বিয়োজকে /উৎপাদকে/ উপভোক্তাই খাদ্য প্ৰস্তুত কৰে ।
- (গ) উৎপাদকে / বিয়োজকে / উপভোক্তাই মৃতদেহ গেলি-পচি যোৱাত সহায় কৰে ।

৪। খাদ্যশৃংখল কি ? উদাহৰণেৰে সৈতে বুজাই লিখা ।

৫। পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা ।

৬। সালোক সংশ্লেষণ বুলিলে কি বুজা ?

৭। পাৰ্থক্য লিখা—

- (ক) উৎপাদক আৰু বিয়োজক ।
- (খ) তৃণভোজী আৰু মাংসভোজী প্রাণী ।
- (গ) খাদ্যশৃংখল আৰু খাদ্যজাল ।

৮। পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব ?

৯। খাদ্যজালৰ কিয় সৃষ্টি হয় ?

১০। মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি-পচি যায় ?

